

ক'ৰোনাৰ পৰা
বাছি থাকক



সঠিকভাৱে মাস্ক পিন্ধক



বাৰে বাৰে হাত ধুওক



দুই গজৰ দূৰত্ব পালন কৰক



যেতিয়ালৈকে ঔষধ নাই,
তেতিয়ালৈকে শিথিলতা নাই